

উৎপাদনৰ ক্রমাগত পদ্ধতি

থেতি ৰোৱাৰ আগত

ধানৰ জাত নিৰ্বাচন

কৃষক এজনৰ বাবে থেতি কৰিবলৈ সুবিধাজনক আৰু বজাৰত উচ্চ চাহিদা থকা ধানৰ জাতেই হৈছে সৰ্বোৎকৃষ্ট জাত। অৱশ্যে, সৰ্বোৎকৃষ্ট ধানৰ জাতটোৱে সৰ্বাধিক উৎপাদন দিব নোৱাৰিবও পাৰে কিয়নো ধানৰ উৎপাদন বতৰ, বৰষুণ অথবা জলসিঞ্চনৰ পৰা উপলক্ষ পালী, মাটিৰ প্ৰকাৰ, পথাৰৰ আকাৰ আদি কাৰকৰ ও পৰত নিৰ্ভৰ কৰে। ইয়াৰ উপৰিও উৎপাদিত ধানখিনি ঘৰত খাৰ বাবে নে বিক্ৰী কৰিবৰ বাবে ব্যৱহাৰ হ'ব তাৰ ওপৰতো জাতৰ নিৰ্বাচন বলুখিনি নিৰ্ভৰ কৰে।

অধিক উৎপাদনশীল, ৰোগ প্ৰতিৰোধী, সোৱাদযুক্ত, কুটুৱাৰ পাছত প্যান্ট উৎপাদন দিব পৰা আৰু বজাৰৰ চাহিদাযুক্ত ধানৰ জাত নিৰ্বাচন কৰিব লাগে। জাত নিৰ্বাচন কৰোতে নিশ্চাকু কাৰকসমূহ বিবেচনা কৰিব লাগে।

কৃষিকালঃ

- জলসিঞ্চনৰ ওপৰত নিৰ্ভৰশীল মাটি অথবা বানপালী আক্রান্ত অঞ্চলৰ বাবে দীঘদিনীয়া কৃষিকালৰ [১৪০ দিনৰ অধিক] ধানৰ জাতসমূহ উপযুক্ত।
- মধ্যমীয়া কৃষিকালৰ [১২০ - ১৪০ দিন] জাতসমূহ বৰ্ষা-নিৰ্ভৰশীল আৰু জলসিঞ্চনৰ ওপৰত নিৰ্ভৰশীল অঞ্চলবোৰৰ বাবে উপযোগী।
- কম কৃষিকালৰ [১২০ দিনতকৈ কম] জাতসমূহ থৰাং আৰু একেডৰা মাটিতে শস্যক্রম অনুযায়ী দুটা থেতি কৰিব পৰা অঞ্চলৰ বাবে উপযুক্ত।

ধান গচ্ছ উচ্চতাৰ

- ধানৰ ওখ [১.২ মিটাৰতকৈ অধিক উচ্চতাৰ] জাতসমূহ বানপালী আক্রান্ত আৰু অসমতল অঞ্চলৰ বাবে উপযুক্ত। এই জাতৰ ধানৰ গচ ওখ হোৱাৰ বাবে বাগৰি পৰাৰ সম্ভাৱনা থাকে।
- মধ্যমীয়া ওখ [১.০ - ১.২ মিটাৰ উচ্চতাৰ] জাতবোৰ প্ৰায়বোৰ অঞ্চলৰ বাবে উপযুক্ত। সাৰ দিলেও এনে জাতৰ ধানৰ গচ বাগৰি পৰা সম্ভাৱনা কম হয়।
- চাপৰ জাতবোৰ [১.০ মিটাৰত কৈ কম উচ্চতাৰ] সাধাৰণতে সমতল পথাৰ বিশেষকৈ জলসিঞ্চনৰ সুবিধা থকা অঞ্চলৰ বাবে উপযুক্ত। এনে জাতৰ মাটিত প্ৰয়োগ কৰা ব্রাম্ভানিক সাৰৰ খাদ্য মৌল বিলাক আহৰণ কৰা ক্ষমতা বেছি থাকে।

চাউলৰ গুণগুণঃ

- বজাৰত গোৰুযুক্ত দীঘলীয়া চাউলৰ ধানৰ জাতৰ দাম বেছি যদিও এনে জাতৰ উৎপাদন সাধাৰণতে কম হয়।
- ভাতৰ কোমলতা, আৰ্ঠাযুক্ততা, সোৱাদ আৰু বৰণৰ ওপৰতো জাতৰ বাচনি নিৰ্ভৰ কৰে।

শস্যপঞ্জী

শস্যপঞ্জী হচ্ছে মাটি চন পেলাই থেরার পৰা মাটি চহ কৰা, শস্য ঠং ধৰি উঠা, শস্য চপোৱা তথা সংৰক্ষণ কৰালৈকে সম্পূৰ্ণ কাৰ্যাবলী সংলিঙ্গ এখন তালিকা। ধানখেতিৰ কৃষি কালছোৱাৰ বিভিন্ন কাৰ্যৰ এখনি ছবি শস্যপঞ্জীয়ে প্ৰদান কৰে। এনে পঞ্জী ব্যৱহাৰৰ জৰিয়তে কৃষি কাৰ্যসমূহ নিৰ্দিষ্ট সময়ত সম্পন্ন কৰাৰ লগতে সময়মতে বনুৱা, বীজ, সাৰ আৰু বিভিন্ন ৰাসায়নিক দ্রব্যৰ যোগান সন্তোষপৰ হয়। সুপৰিকল্পনাই উৎপাদন ব্যয় কমোৱাৰ লগতে উচ্চ উৎপাদন নিশ্চিত কৰিব পাৰে।

শস্যপঞ্জী এখন কেনেকৈ প্ৰস্তুত কৰিব ?

- ধানৰ উপযুক্ত ৰোপণসময় নিৰ্ধাৰণ কৰি লওক। এই তথ্য স্থানীয় অভিজ্ঞ ব্যক্তি, কৃষিক্ষেত্ৰত নিয়োজিত পৰামৰ্শদাতা আৰু প্ৰগতিশীল কৃষকৰ পৰা আহৰণ কৰিব পাৰি।
- ধান ৰোৱা বা পোনপটীয়াকৈ মূল পথাৰত সিঁচাৰ পৰা চপোৱালৈকে ধানৰ জাতটোৰ কৃষিকাল নিশ্চিত কৰক। কম কৃষিকালৰ জাতবোৰ ১২০ তকৈ কম দিনৰ হয়, মধ্যমীয়া কৃষিকালৰ জাতবোৰ ১২০-১৪০ দিনীয়া আৰু দীৰ্ঘ কৃষিকালৰ জাতবোৰ ১৪০ দিনতকৈ বেছিদিনীয়া হয়।
- প্ৰায়বোৰ ধানৰ জাতক গেঁৰ ধৰাৰ পৰা শস্য চপোৱালৈকে ৫০-৫৫ দিনৰ প্ৰয়োজন হয়।
- ৰোপণ বা সিঁচাৰ সময়, হালবোৱা, নিৰণিকৰণ, সাৰ প্ৰয়োগ কৰা, শস্য চপোৱা, মৰণা মৰা আদি কৃষিকাৰ্যসমূহ সম্পন্ন কৰিবলগীয়া তাৰিখবোৰ পঞ্জীখনত দাগ দি থ'ব লাগে।
- এই পঞ্জীখনে যাতে প্ৰতিটো কৃষিকাৰ্য সমাপন কৰিবৰ বাবে সময়মতে মনত পেলাই দিব পাৰে তাৰ বাবে সহজতে দৃষ্টিগোচৰ হোৱাকৈ আঁৰি থ'ব লাগে।

বীজৰ মান

ধানখেতিত সুবীজ ব্যৱহাৰ কৰিলে প্ৰয়োজনীয় বীজৰ পৰিমাণ কম হোৱাৰ লগতে সুস্থ, সবল, অধিক উৎপাদনশীল কঠীয়া পাৰ পাৰি।

সুবীজৰ ওণাওণঃসুবীজৰ বিভিন্ন ওণবোৰৰ ভিতৰত প্ৰধান ওণ কেইটামান হ'ল

- পৰিষ্কাৰঃ বীজৰ মাজত শিল, বালি অথবা অপতৃণৰ বীজ নাথাকে।
- বিশুদ্ধঃ বংশগত ভাৱে মিল থকা এটা জাতৰ বীজহে বস্তা বা মোনাত থাকে।
- সুস্থঃ বীজবোৰ পৰিপূৰ্ণ, একৰঙী আৰু ফাট বা দাগ নাথাকে।

সুবীজ ‘প্ৰমাণিত বীজ’ বা ‘আধাৰ বীজ’ হিচাপে ক্ৰয় কৰি আনিব পাৰি। অন্যথা কৃষকে নিজেও উৎপাদন কৰিব পাৰে।

সুবীজ উৎপাদন কৰাৰ কৌশলঃ

- বীজ উৎপাদন কৰা পথাৰখন সমতল, সুচল যাতায়তৰ ব্যৱস্থা থকা আৰু পথাৰৰ আলিবোৰ ভালকৈ বন্ধা হ'ব লাগে।
- পৰিষ্কাৰ, বিশুদ্ধ আৰু নিৰোগী বীজ ব্যৱহাৰ কৰিব লাগে।
- বীজবোৰ পানীত ৰাখি ওপঞ্জি থকা পতানবোৰ আঁতৰাই ল'ব লাগে।

- ধানখেতিৰ সুব্যৱস্থাপনা সমূহ যেনে, সময়মতে বীজ সিঁচা, সময়মতে অনুমোদিত পৰিমাণত সাৰ প্ৰয়োগ কৰা, ৰোৱাৰ ২১ দিনৰ পিছত অপত্তণ নিয়ন্ত্ৰণৰ ব্যৱস্থা লোৱা আৰু অপত্তণৰ বীজ যাতে ধানৰ বীজৰ লগত মিহলি নহয়, তাৰ যন্ত লব লাগে।
- ধানৰ বাঢ়ন কাল, ফুল ফুলৰ সময়ত বা ধান পৈগত হোৱাৰ সময়ত বিজতৰীয়া ধান গছ দেখিলে তেনে গছ উভালি পেলাব লাগে। ইয়াক ‘ৰণিং’ কৰা বোলে।
- প্ৰায় ৮০-৮৫ শতাংশ ধান খেৰ বৰণীয়া হ’লে বা ধানত ২০-২২ শতাংশ আদৰ্তা থাকোতে ধান চপাব লাগে।
- চপোৱাৰ পিছত যিমান পাৰি সোনকালে মৰণা মাৰি ধান শুকুৱাব লাগে।
- ধানৰ জাতৰ নাম আৰু চপোৱাৰ তাৰিখ লেবেল মাৰি ধানবোৰ নিৰাপদভাৱে সংৰক্ষণ কৰিব লাগে।

মাটি প্ৰস্তুতি

মাটি চহ কৰা আৰু মৈয়োৱাৰ ওপৰত খেতিডৰাৰ উৎপাদন বহুথিনি নিৰ্ভৰ কৰে। ভালকৈ আৰু সমানকৈ প্ৰস্তুত কৰা মাটিট সমভাৱে শস্য বৃক্ষি হয়, শস্যই অপত্তণৰ লগত প্ৰতিযোগিতা কৰিব পাৰে, পথাৰত পানীৰ ব্যৱহাৰ কম হয় যাৰবাবে, তুলনামূলক ভাৱে কম খৰচতে অধিক উৎপাদন পোৱা যায়।

ভালকৈ প্ৰস্তুত কৰা মাটিডৰাৰ বৈশিষ্ট্যঃ

- ভালকৈ প্ৰস্তুত কৰা পথাৰৰ মাটিৰ চপৰাবোৰ মিহি, হয় যাৰফলত বীজবোৰ মাটিৰ সংস্পৰ্শলৈ আহিবলৈ সুবিধা হয়। মাটিৰ চপৰাবোৰ বীজৰ আকাৰৰ হ'ব লাগে।
- মাটিডৰাত অপত্তণৰ সংখ্যা কম হয়।
- হালবোৱাৰ ফলত মাটিৰ ১০ ছেঃমি গভীৰতাত এক পাতল তৰপ তৈয়াৰ হয় যাৰ বাবে পানী তললৈ নিৰ্গমন হোৱাতো ৰোধ হয়।
- ভালকৈ প্ৰস্তুত কৰা মাটিডৰাৰ পথাৰখন সমান আৰু কোমল হয়।
- পথাৰৰ আলিবোৰৰ কাষসমূহ কাটি ভঙ্গ-চিঙাখিনি মেৰামতি কৰা হয়।

মাটি প্ৰস্তুতিঃ

- সন্তোষ হলে পূৰ্ববৰ্তী শস্যৰ খেতি চপোৱাৰ লগে লগে মাটিট জীপ থকা অৱস্থাত হাল বাব লাগে।
- প্ৰাৰম্ভিক বা প্ৰথম চাহঃঃ পথাৰৰ অৱশিষ্ট নৰা আৰু অপত্তণৰ উপদ্রবৰ পৰা হাত সাৰিবলৈ ধান ৰোৱাৰ ২-৩ সপ্তাহৰ আগত ডিক্ক নাঞ্জল বা ম'লব'ড় নাঞ্জলৰ দ্বাৰা হাল বাব লাগে। হাল ৰোৱাৰ সৰ্বাধিক গভীৰতা ১৫-২০ ছেঃ মিঃ হোৱা উচিত।
- দ্বিতীয় আৰু পৰবৰ্তী চাহঃ ডিক্ক, হেৰ'ৰ দ্বাৰা অতি কমেও দুবাৰ পথাৰখন হাল বাই মাটিৰ চপৰাবোৰ ভাঙ্গি পেলাব লাগে। ধান ৰোৱাৰ ১০-১৫ দিনৰ আগতে আকো এচাহ হাল বাব লাগে আৰু হেৰ'ৰে চহাব লাগে। হাল বাঁওতে সৰ্বাধিক গভীৰতা ১২-১৫ ছে মিঃ হোৱা উচিত।
- পথাৰৰ আলিবোৰ মেৰামতি কৰিব লাগে। এন্দুৰৰ গাঁতবোৰ আৰু আলিৰ কাষসমূহ কাটি মেৰামতি কৰিব লাগে। কেঁকোৰা-কুছিয়াৰ গাঁতবোৰ নিৰীক্ষণ কৰি বন্ধ কৰাৰ দৰকাৰ যাতে অলঞ্চিতে পথাৰৰ পানী নাইকীয়া হৈ নাযায়।
- পথাৰখন ভালকৈ সমান কৰিলে পানী চাৰিওফালে বিয়পি যোৱাত সুবিধা হয় আৰু অপত্তণ নিয়ন্ত্ৰণ হয়। যাৰ বাবে খেতিডৰা ভালদৰে ঠিন ধৰি উঠে।
- ধান ৰোৱা বা সিঁচাৰ ৰ-২ দিন আগত পথাৰখন বোকা কৰি লব লাগে যাতে বীজ সিঁচা বা ৰোৱাৰ সময়ত পথাৰৰ পানীখিনি পৰিষ্কাৰ হৈ উঠে।

বৃক্ষি

ৰোপণ

ধান সময়মতে ৰোপণ কৰিলে ধান গছৰ বৃক্ষি সমালে আৰু সোনকালে হয়, অপত্তণ বা পোক পতংগই সহজে আক্ৰমণ কৰিব নোৱাৰে আৰু উৎপাদন বৃক্ষি হয়। মূল পথাৰত ৰোৱাৰ আগতে কঠীয়াতলীত এক নিৰ্দিষ্ট সময়ৰ কাৰণে কঠীয়াখিনি ডাঙৰ কৰি লোৱা হয়। কঠীয়া ৰোৱাৰ উপযুক্ত সময় ঠাই বিশেষে বা জাত ভেদে ভিন্ন হয়। ইয়াৰোপৰি পানীৰ পৰিমাণ, শ্ৰমিক আৰু পূৰ্ববৰ্তী খেতিৰ চপোৱা সময়ৰ ওপৰতো নিৰ্ভৰ কৰে। ধানখেতি সাধাৰণতে দুই ধৰণে কৰা হয়। পোনপটীয়াকৈ মূল পথাৰত সিঁচা পদ্ধতি আৰু কঠীয়াৰোপণ পদ্ধতি। কঠীয়াৰোপণ পদ্ধতিৰ দৰে কঠীয়াতলী তৈয়াৰ কৰা, বীজ সিঁচা, কঠীয়া উঠোৱা, কঢ়িওৱা আদি কামবোৰ সিঁচা পদ্ধতিত নাথাকে। অসমত শালি ধান, বৰো ধান আৰু নিয়মীয়া আহধানৰ খেতি ৰুই কৰা পদ্ধতিত কৰে আৰু আগতীয়া আহ ধানৰ খেতি পোনপটীয়াকৈ মূল পথাৰত সিঁচা পদ্ধতিৰে কৰে।

কঠীয়া ৰোপণ পদ্ধতিঃ

- যিমান মাটি ৰুব, তাৰ দহ ভাগৰ এভাগ মাটি কঠীয়াতলীৰ বাবে নিৰ্বাচন কৰি লব লাগে।
- ৩-৪ বাৰ হাল বাই আৰু এবাৰ হেৰ' ব্যৱহাৰ কৰি কঠীয়াতলীখন প্ৰস্তুত কৰিব লাগে।
- কঠীয়াতলীখন ভালদৰে মৈয়াই সমাল কৰিব লাগে আৰু পানীৰ নলা বিলাক মেৰামতি কৰিব লাগে।
- ধানৰ বীজখিনি ২৪ ঘণ্টা পানীত ডুবাই থোৱাৰ পিছত পানীখিনি উলিয়াই দি, ভিজা বস্তাৰে বীজখিনি ঢাকি থ'ব লাগে। তাৰপিছৰ ২৪ ঘণ্টাত দিনত দুৰোৱাকৈ ধানখিনি ওপৰ তল কৰি দিব লাগে। বীজখিনি ভিজাই ৰাখিবলৈ পানী ছটিয়াই থাকিব লাগে।
- এক হেক্টেৰ মাটিৰ বাবে প্ৰয়োজন হোৱা বীজৰ পৰিমাণ ৪০-৪৫ কিঃগ্ৰা:।
- শেষৰ বাৰ হাল বাওঁতে অনুমোদিত পৰিমানৰ, বাসায়নিক সাৰ প্ৰয়োগ কৰিব লাগে।
- মূল পথাৰত কম আৰু মধ্যমীয়া কৃষিকালৰ জাতৰ কঠীয়া ২০-২৫ দিনত আৰু দীৰ্ঘদিনীয়া কৃষিকালৰ জাতৰ কঠীয়া ৩০-৪০ দিনত ৰুব লাগে।
- কঠীয়া মূল পথাৰত শাৰী শাৰীকৈ ৰুব লাগে।
- পথাৰত পানী দিয়াৰ ব্যৱস্থা কৰিব লাগে।

বোকা পদ্ধতিত পোনপটীয়াভাৱে বীজ সিঁচাঁ [ড্ৰাম ছিদিং]

- ধানৰ বীজখিনি ১২ ঘণ্টা পানীত ডুবাই থোৱাৰ পিছত পানীখিনি উলিয়াই দি, ভিজা বস্তাৰে বীজখিনি ঢাকি থ'ব লাগে। বীজখিনি সেমেকি থাকিবলৈ পানী ছটিয়াই থাকিব লাগে।
- কঠীয়াতলীখনত ধানৰ বীজবোৰ সমভাবে সিঁচি দিব লাগে।
- পথাৰত পাতল পানীৰ তৰপ [১-২ ছেঃমি:] এটা ৰাখি অতিৰিক্ত পানীভাগ উলিয়াই দিব লাগে।
- সিঁচাঁৰ আগতে অংকুৰিত হোৱা বীজৰ ভিতৰত থকা অতিৰিক্ত পানী ভাগ আঁতৰাবলৈ প্ৰয়োজন হ'লে ছাঁত অলপ শুকুৱাৰ লাগে।
- বোকা মাটিত পোনপটীয়াভাৱে বীজ সিঁচাঁ যন্ত্ৰ 'ড্ৰাম ছিদাৰ'ৰ প্ৰতিটো ড্ৰামত আধালৈকে বীজ ভর্তি কৰিব লাগে।
- ড্ৰাম ছিদাৰটো পথাৰত টানি নিওতে মন কৰিব লাগে যাতে শাৰী বিলাক পোন হয়।
- গজাঁলি ওলোৱা বীজবোৰ পথাৰত থোপনি পোতাৰ পিছত ২-৩ টা পাত ওলোৱাৰ সময়ত পথাৰত পানী দিয়াৰ ব্যৱস্থা কৰিব লাগে।

- বাকী থকা নাইট্র'জেন যুক্ত সার্ব প্রথমবার বীজ সিচাঁৰো-২৫ দিনত [পোখা মেলাৰ সময়ত] আৰু দ্বিতীয়বার ৪৫-৫০ দিনত [গেঁৰ ধৰাৰ আৰষ্ণনিতে] টপড্ৰেচিং কৰিব লাগে।
- সংহত নিয়ন্ত্ৰণ পদ্ধতিৰে অপতৃণ নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিব লাগে।

শুকান পদ্ধতিত পোনপটীয়াভাৱে ধান সিচাঁ [চীড় ড্রীলৰ দ্বাৰা] :

- কাল্টিভেটৰ বা হেৰ' ব্যৱহাৰ কৰি মাটিখিনি চহাই আৰু মৈয়াই ল'ব লাগে। তিনি ভাগৰ এভাগ নাইট্র'জেন যুক্ত সার্ব আৰু পটাছিয়াম যুক্ত সার্ব সম্পূৰ্ণ পৰিমাণ মাটি চহৰ সময়ত মিহলি কৰি দিব লাগে।
- প্ৰতি হেক্টেৰত ৪০-৪৫ কিঃগ্রা: বীজ ‘চীড় ড্রীল’ৰ জৰিয়তে সিঁচিব লাগে। ফচফৰাছ যুক্ত সম্পূৰ্ণসাৰ [ডি. এ. পি বা এচ. এচ. পি] চীড় ড্রীলৰ বাকচ এটোত ভৰাই আৰু আনটো বাকচত বীজ ভৰাই একেলগে প্ৰয়োগ কৰিব লাগে।
- বীজ সিচাঁৰ পিছতেই বনবাত ‘গজাঁলি ওলোৱাৰ আগতে প্ৰয়োগ কৰা’ অপতৃণ নাশক (Preemergence herbicides) প্ৰয়োগ কৰিব লাগে।
- সিচাঁৰ ৯-১০ দিন পিছত পাতলকৈ পানী প্ৰয়োগ কৰিব লাগে। ইয়াৰ পিছত মাটিদৰা সামান্য ফাট মেলা দেখিলে পানী দিয়াৰ ব্যৱস্থা কৰিব লাগে।
- যেতিয়া অপতৃণবোৰ ২-৩ টা পাতৰ হয় [বীজ ছটিওৱাৰ ১৫-২০ দিন পিছত] অপতৃণৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি অপতৃণ নাশক প্ৰয়োগ কৰিব লাগে।
- পথাৰত অপতৃণ নাশক প্ৰয়োগ কৰাৰ সময়ত বন্ধ পানী থাকিব নালাগে, কিন্তু মাটিখিনিত জীপ থাকিব লাগে।
- বাকী থকা নাইট্র'জেন যুক্ত সার্ব প্রথম ভাগ বীজ সিচাঁৰ ২৫-৩০ দিন পিছত, [পোখা মেলাৰ সময়ত] আৰু দ্বিতীয়বার ৪৫-৫৫ দিনত [গেঁৰ ধৰা আৰষ্ণনিতে] প্ৰয়োগ কৰিব লাগে।

সাৰ ব্যৱস্থাপনা

বহুক্ষেত্ৰত মাটিয়ে শস্যৰ বাবে প্ৰয়োজনীয় খাদ্যমৌলসমূহ সীমিত পৰিমাণতহে যোগান ধৰিব পাৰে। গতিকে উৎপাদন বৃদ্ধিৰ বাবে সাৰ প্ৰয়োগ কৰাটো অতিকৈ প্ৰয়োজন। মাটিৰ ভৌতিক অৱস্থাৰ উন্নতিৰ বাবেও সাৰ প্ৰয়োগ প্ৰয়োজনীয়। ৰ টন ধান উৎপাদনত ১৫ কিঃগ্রা: নাইট্র'জেন, ২-৩ কিঃগ্রা: ফচফৰাছ আৰু ১৫-২০ কিঃগ্রা: পটাছিয়াম মাটিৰ পৰা শস্যই লাভ কৰে বুলি ধাৰণা কৰা হৈছে।, সেই হিচাপমতে মাটিত সাৰ প্ৰয়োগ কৰা হয়। মাটিৰ প্ৰকাৰ, ঋতু, বতৰ তথা সাৰ প্ৰয়োগৰ পাৰদৰ্শিতা আদিৰ ওপৰত প্ৰয়োগ কৰা সাৰ পৰিমাণ নিৰ্ভৰ কৰে। শস্যৰ পৰিপুষ্টিৰ কাৰণে লাগতীয়াল খাদ্য মৌলসমূহ বাসায়নিক আৰু জৈৱিক ৰূপত যোগান ধৰিব পৰা যায়।

- কঠীয়াতলীত সম্ভৱ হলে জৈৱিক সাৰ [পচন সাৰ, খেৰ, তুঁহ, গছ পাত আদি] প্ৰয়োগ কৰিব লাগে।
- অনুমোদিত নাইট্র'জেনযুক্ত সাৰৰ তিনি ভাগৰ এভাগ, সমুদায় ফচফৰাছ যুক্ত আৰু পটাছ যুক্ত সাৰ মাটি চাহ কৰোতে প্ৰয়োগ কৰিব লাগে।, নাইট্র'জেন যুক্ত সাৰ ৩ ভাগ কৰি দিয়া হয়। বালিয়া মাটিৰ ক্ষেত্ৰত পটাছ যুক্ত সাৰ ২ ভাগ কৰি দিব লাগে আৰু প্ৰতি হেক্টেৰত অতিৰিক্ত ১০-১৫ কিঃগ্রা: পটাছ যুক্ত সাৰ প্ৰয়োগ কৰিব লাগে।
- অনুমোদিত ফচফৰাছযুক্ত, পটাছযুক্ত সাৰ আৰু, নাইট্র'জেনযুক্ত সাৰৰ তিনি ভাগৰ এভাগ শেষৰ বাৰ হাল বাওতে মাটিত প্ৰয়োগ কৰিমহলি কৰি দিব লাগে। বাকী থকা নাইট্র'জেনযুক্ত সাৰ দুই ভাগ কৰি ২৫-৩০ দিন পিছত, [পোখা মেলাৰ সময়ত] আৰু দ্বিতীয়বার ৪৫-৫০ দিনত [গেঁৰ ধৰা আৰষ্ণনিতে] প্ৰয়োগ কৰিব লাগে।

- পত্র বৃঙ্গ তালিকা' [leaf colour chart) নামৰ আহিলা বিধি ব্যৱহাৰ কৰি ধানৰ পাতত থকা নাইট'জেনৰ পৰিমাণ তথা আৱশ্যকীয় নাইট'জেনৰ পৰিমাণ নিৰূপণ কৰিব পাৰি।
- থলুৱা ওখ ধানৰ জাতত উচ্চহাৰত সাৰ প্ৰয়োগ কৰিব নালাগে। কাৰণ এই জাত সমুহক সাৰৰ প্ৰয়োজন কম হয় বাবে, সাৰ বেছি হলে গচ জোপা বাগৰি পৰিব পাৰে।

কীট-পতংগ আৰু ৰোগ

কৃষকে প্ৰতিবছৰে ধান খেতিত কীট-পতংগৰ আৰু ৰোগৰ বাবে ১০-৩৭ শতাংশ লোকচান বা ক্ষতিৰ সন্ধুলীন হয়। উৎকৃষ্ট শস্য পৰিচৰ্যা, আক্ৰমণৰ সঠিক কাৰক নিৰূপণ কৰি প্ৰতিকাৰৰ ব্যৱস্থা গ্ৰহণৰ জৰিয়তে ক্ষতিসমূহ হ্ৰাস কৰিব পাৰি। অনিষ্টকাৰী কীট-পতংগ আৰু ৰোগৰ উৎকৃষ্ট নিয়ন্ত্ৰণৰ উপায় হৈছে প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰা। ধানৰ কীট-পতংগ আৰু ৰোগৰ উপদৰ হ্ৰাসকৰণৰ বাবে নিষ্ঠাক উপায়সমূহ গ্ৰহণ কৰিব লাগে।

- পথাৰত যন্ত্ৰপাতিসমূহ ভালদৰে পৰিষ্কাৰ কৰিব কৰিব ব্যৱহাৰ কৰিব।
- দুটা শস্যকালৰ মাজৰ সময়চোৱাত নৰা আৰু মুটাবোৰ আঁতৰাই পথাৰথন পৰিষ্কাৰ কৰিব লাগে। আলিবোৰ ভালদৰে মেৰামতি কৰিব লাগে।
- সুবীজ আৰু সহনশীল জাত ব্যৱহাৰ কৰিব লাগে।
- প্ৰমাণিত বীজ ব্যৱহাৰ কৰিব লাগে। প্ৰমাণিত বীজ উপলব্ধ নহ'লে পৰিষ্কাৰ, স্বাস্থ্যবাল আৰু বিশুদ্ধ বীজহে ব্যৱহাৰ কৰিব।
- কম দিনীয়া আৰু কীট পতংগৰ আক্ৰমণ আৰু ৰোগ সহনশীল জাত ব্যৱহাৰ কৰিব।
- ওচৰৰ পথাৰথন বা মাটিদৰাত ধান ৰোপণ কৰাৰ একে সময়তেৰোৱাৰ চেষ্টা কৰিব লাগে। যাতে কীট-পতংগ, ৰোগ, চৰাই আৰু এন্দুৰৰ আক্ৰমণ এখন পথাৰতে সীমাবদ্ধ নাথাকে।
- অনুমোদিত পৰিমাণতকৈ অধিক সাৰ প্ৰয়োগ কৰিব নালাগে। নাইট'জেন যুক্ত সাৰ অনুমোদনতকৈ বেছি ব্যৱহাৰ কৰিলে কিছুমান কীট পতংগ আৰু বেমাৰৰ আক্ৰমণ বৃদ্ধি পায়।
- উপকাৰী কীট-পতংগ সমূহৰ বংশ বিস্তাৰৰ বাবে ব্যৱস্থা ল'ব লাগে।
- কীটনাশক বা ৰোগনাশক দ্ৰব্যসমূহ অনুমোদিত হাৰতকৈ অধিক ব্যৱহাৰ কৰিলে হিতে বিপৰীত হৈ পোক পতংগৰ সংখ্যা কোনোৰা এটা সময়ত ব্যাপক হৈ পৰিব পাৰে।
- অধিক কীটনাশক ব্যৱহাৰৰ ফলত উপকাৰী পতংগসমূহৰ নিধন হ'ব পাৰে।
- কঠীয়া ৰোৱাৰ ৪০ দিনৰ ভিতৰত কোনো কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰিব নালাগে।
- ধানৰ প্ৰাৰম্ভিক অৱস্থাত আক্ৰান্ত হলে উৎপাদনত খুড়োৰ বেছি প্ৰভাৱ নপৰে।
- প্ৰতিৰোধ কৰিব লগীয়া ৰোগৰ ব্যৱস্থাপনা সমূহ আগতীয়কৈ জনাতো প্ৰয়োজন।
- ৰাস্যনিক কীটনাশক প্ৰয়োগ কৰিলে তলৰ কথা কেইটি মনত ৰাখিব।
- বিসংগতিপূৰ্ণ স্পেয়াৰ ব্যৱহাৰ কৰিব লাগে।
- অসম কৃষি বিশ্ববিদ্যালয় বা কৃষি বিভাগৰ দ্বাৰা অনুমোদিত ঔষধ সঠিক পৰিমাণত প্ৰয়োগ কৰিব লাগে।
- প্ৰয়োগ কৰাৰ সময়ত সুৰক্ষাৰ বিধি মানি চলিব লাগে।

পানীৰ ব্যৱস্থাপনা

ধানখেতিত পানীৰ আৱশ্যকতা বেছি। পানী নহ'লে ধানখেতিত নিৰ্ধাৰিত উৎপাদন সম্ভৱ নহয়। যিকোনো শস্যৰ খেতিত দিয়া পানীৰ পৰিমাণ গচ্ছৰ বৃদ্ধিৰ সময়চোৱাত সালোকসংশেষণ আৰু বাস্পীভূত হোৱা পানীৰ পৰিমাণৰ লগত সমান বা অলপ বেছি হ'ব লাগে। এক কিঃগ্ৰা: ধান উৎপাদনৰ বাবে প্ৰায় ২০০০

লিটাৰ বা ২ ঘন লিটাৰ পানীৰ প্ৰয়োজন হয়। পানীৰ সদব্যৱহাৰৰ ওপৰতে ধানৰ শ্ৰীবৃক্ষি আৰু উৎপাদন বহুথিনি নিৰ্ভৰ কৰে। পানীৰ সদব্যৱহাৰৰ বাবে তলৰ ব্যৱস্থাসমূহ লব লাগে।

- পথাৰৰ আলিবোৰ ভালকে দিব লাগে।
- পথাৰখন মৈয়াই সমান কৰিব লাগে।
- পোনপটীয়াকৈ মূলপথাৰত বীজ সিঁচাৰ প্ৰযুক্তি ব্যৱহাৰ কৰিব লাগে।
- সঠিক সময়ত শস্য চপাৰ লাগে।

পানীৰ ঔণাঙ্গণ

ধানৰ বৃক্ষি পৰ্যায়ত ধানৰ গেঁৰধৰা কাম সম্পন্ন হোৱা বাবে এই সময়ত বিশুদ্ধ পানী যোগান ধৰাটো আৱশ্যক। সাধাৰণতে অসমৰ পানী নিমজ্জিত পথাৰত লোৰ আধিক্য হোৱা দেখা যায়।

- জলসিঞ্চনৰ দ্বাৰা পানী প্ৰয়োগ কৰিলে সন্তুষ্ট হলে নলা খালি পানী থিনি দূৰলৈ নিবিয়পাই দিব লাগে যাতে লোৰ আধিক্য কম হয়।
- কেঁচা গোৰৰ মাটিৰ নলা বিলাকত প্ৰয়োগ কৰিব লাগে বা পথাৰত প্ৰয়োগ কৰি মিহলি কৰি দিব লাগে।
- ধাননি থন খোচৰি দিলে বা হাঁঁ পথাৰত চৰিলে লোৰ আধিক্যৰ সমস্যা কম হয়।
- এই সমস্যাৰ পৰা মুক্ত হৰলৈ পটাছ যুক্ত সাৰ অনুমোদন অনুযায়ী অধিক পৰিমাণত প্ৰয়োগ কৰি, মাটিত মিহলি কৰি দিব লাগে।
- জলনিষ্কাশনৰ ব্যৱস্থা নথকা পথাৰত সঘনাই পানীৰে পুৰ্ণ হৈ থাকিলে লোৰ আধিক্য বেছি হয়।
- পুনঃ সিক্ত আৰু শুক্ৰকৰণ পদ্ধতিৰ (Alternate Wetting and Drying) যোগেদি জলসিঞ্চনৰ পানীভাগ ৰক্ষা কৰিব পাৰি। এনে পদ্ধতিত পথাৰত জমা হৈ থকা পানী শুকাই যোৱাৰ তিনি দিনৰ পিছত ৫ ছে. মি. গভীৰতা পৰ্যন্ত পানী দিব লাগে।

অপৃত্ণ নিয়ন্ত্ৰণ ব্যৱস্থাপনা

ধানখেতিৰ প্ৰধান শক্তি সমূহৰ ভিতৰত অপৃত্ণ বা বন-বাত অন্যতম। অপৃত্ণৰ কাৰণে শস্যৰ উৎপাদন কম হোৱাৰ উপৰিও উৎপাদিত শস্যৰ ঔণগত মানদণ্ড ভালেখিনি হ্রাস পায়। গতিকে যথোপযুক্ত আৰু সময়োচিত অপৃত্ণ নিয়ন্ত্ৰণ ব্যৱস্থা ধানখেতিৰ বাবে অপৰিহাৰ্য।

অপৃত্ণবোৰে ধানগচ্ছৰ লগত মাটিৰ পৰা খাদ্য মৌল আহৰণত প্ৰতিযোগিতাত নমাৰ ফলত, ধানৰ উৎপাদন বৃক্ষিত প্ৰভাৱ পেলায়। ১ কি: গ্রা: ওজনৰ শুকান অপৃত্ণৰ উপস্থিতিয়ে প্ৰায় ১ কি: গ্রা: ওজনৰ ধানৰ উৎপাদন হ্রাস হোৱাতো সূচায়। অপৃত্ণৰ কাৰণে হোৱা লোকচানৰ পৰিমাণ অৰ্থাৎ উৎপাদন হ্রাস ধান ঠন ধৰি উঠাৰ ২০-৫০ দিনৰ ভিতৰত আটাইতকৈ বেছি হয়। সেয়ে নিৰ্বাণিকৰণ, পোখামেলা আৰু মণিবন্ধনৰ সময়ত অতিকৈ প্ৰয়োজন। অপৃত্ণবোৰৰ গুটি মাটিত পৰিও পিছৰ শস্যৰ বাবে অনিষ্টৰ কাৰণ হ'ব পাৰে।

অপৃত্ণ নিয়ন্ত্ৰণ ব্যৱস্থাপনা :

- পথাৰখন কেইবাবাৰো হাল বাই ভালদৰে চহাই ল'ব লাগে।
- সমানকৈ মৈয়াই লোৱা মাটিত অপৃত্ণৰ সমস্যা বহুথিনি কমি যায়, কাৰণ বহুতো অপৃত্ণৰ বীজ পানী থাকিলে অংকুৰিত হব নোৱাৰে।

- যিবোৰ ধানৰ জাত সোনকালে মাটিত ঠঁন ধৰি শক্তিশালী হৈ উঠে তেনে জাতসমূহ বাচনি কৰা উচিত।
- ধানৰ বীজসমূহত অপত্তণৰ বীজ থাকিব নালাগে।
- ধানৰ বাঢ়ন কালত পথাৰত যাতে পানী থাকে তাৰ ব্যৱস্থা লোৱা উচিত।
- প্ৰথমবাৰ নিৰণিকৰণ ধান ৰোৱাৰ ২-৩ সপ্তাহৰ পিছত আৰু দ্বিতীয়বাৰ তাৰ পিছৰ ১২- ৩ সপ্তাহৰ পিছত কৰিব লাগে। নিৰণিকৰণ সদায় সাৰ প্ৰয়োগৰ আগতে কৰিব লাগে।
- অপত্তণ নিয়ন্ত্ৰণৰ আন এটা উপায় হ'ল ৰাসায়নিক দ্রব্যৰ প্ৰয়োগ। অপত্তণ নাশক ৰাসায়নিক দ্রব্যৰ ভিন্নতা, ধানত ইয়াৰ প্ৰভাৱ আৰু বিভিন্ন পা ৰ«ক্ৰিয়াৰ কাৰণে সদায় অভিজ্ঞ লোকৰ পৰামৰ্শ ক্ৰমেহে ব্যৱহাৰ কৰা উচিত।
- ‘বন গজাৰ আগতে প্ৰয়োগ কৰা’ অপত্তণনাশক, কঠীয়া ৰোৱাৰ পিছত বন গজাৰ আগতে প্ৰয়োগ কৰিব লাগে।
- অপত্তণৰ ‘গজাৰ পিছত প্ৰয়োগ কৰা’ অপত্তণ নাশক (Postemergence herbicides) ৰোৱা ধান সিঁচাৰ বা ৰোৱাৰ ১৫-২৫ দিন পিছত যেতিয়া অপত্তণৰ ২-ছন্দ পাত থাকে তেতিয়া প্ৰয়োগ কৰিব লাগে।
- অপত্তণনাশক ৰাসায়নিক দ্রব্যসমূহ বিষাক্ত। সঠিক ভাবে প্ৰয়োগ নকৰিলে পৰিবেশ তথা মানুহৰ স্বাস্থ্যৰ বাবে অপকাৰী হব পাৰে। সৰু ল’ৰা-ছোৱালীক এনে দ্রব্যৰ পৰা সদায় আতঁৰত ৰখা উচিত।
- অপত্তণনাশক ৰাসায়নিক দ্রব্যসমূহ ছটিওৱাৰ সময়ত সম্পূৰ্ণ শৰীৰ কাপোৰেৰে আৱৰি ৰখা উচিত আৰু মুখ থন কাপোৰ বা মুখাবে বন্ধ কৰি ল’ব লাগে।
- অপত্তণনাশক ৰাসায়নিক দ্রব্যসমূহ ছটিওৱাৰ সময়ত ‘ৰেইন কোট’ পিঙ্কিলে নালাগে। ৰেইন কোট পিঙ্কিলে শৰীৰতো ঘামি থাকে।
- ৰাসায়নিক দ্রব্যসমূহ প্ৰয়োগ কৰা সময়ত পানী বা আন কোনো বস্তু খোৱাৰ পৰা বিৰত থাকিব লাগে।

খেতি চপোৱাৰ পিছত

ধান চপোৱা

ধান চপোৱাৰ উচিত সময়

ধানৰ উৎপাদন আৰু গুণগত মান বৃদ্ধিৰ বাবে উচিত সময়ত শস্য চপোৱাটো অতি জৰুৰী। আগতীয়াকৈ চপোৱা শস্যত বহু পৰিমাণৰ অপৰিপূৰ্ণ আৰু অপৈণ্ঠ ধান থাকে যিবোৰ কুটুৱাৰ সময়ত সহজে ভাঁড়ে আৰু বীজ হিচাপে ব্যৱহাৰ কৰিলে নগজে। শস্য দেৰিকৈ চপালে চৰাইৰ আক্ৰমণৰ ফলত প্ৰচুৰ পৰিমাণৰ লোকচান হয়। গুটিবোৰ বেছিকৈ শুকাই যোৱাৰ বাবে শস্যৰ গুণ বহু পৰিমাণে নষ্ট হয় আৰু ইয়াৰ বাবে ধান কুটাওতে অধিক পৰিমাণে ভাঁড়ি যায় আৰু চাউলৰ বঙুৰ অৱনতি ঘটে।

- গুটিৰ আদ্বৰ্তা ২০-২২ শতাংশৰ ভিতৰত হ'ব লাগে। ফুল ফুলাৰ ৩০ দিনৰ পিছত সাধাৰণতে ধানত ইমানথিনি আদ্বৰ্তা থাকে।
- যেতিয়া পথাৰৰ ৮০-৮৫ শতাংশ গুটি খেৰ বৰণীয়া হয়।
- যেতিয়া ধানৰ থোকটোৰ তলৰ গুটিবোৰ কঠিন হয়; কোমল হৈ নাথাকে।
- ধানৰ গুটিবোৰ মজবুত হয়, দাঁতেৰে কামুৰিলে সহজে নাভাঁড়ে।

ধান চপোৱাৰ পিছত গুণগত মান বটেৱাৰ উপায় :

- ধানৰ খোকবোৰ পথাৰত যিমান পাৰি কম সময় ৰাখিব লাগে। ধান চপোৱাৰ ২৪ ঘণ্টাৰ ভিতৰত মৰণ মাৰিব লাগে।
- ধান চপাই অনাৰ পিছত খোকবোৰে মাটি চুই থাকিব নালাগে।
- মৰণ মৰাৰ পিছত ধানবোৰ যিমান পাৰি সোনকালে শুকুৱাব লাগে।
- ৰ'দত শুকুৱাৰ সময়ত প্ৰতি আধা ঘণ্টাৰ মূৰে মূৰে ধানখিনি লৰাই দিব লাগে যাতে সমভাৱে সকলোখিনি ধান শুকায়।
- ধান শুকাবলৈ পলিথিন, টাৰপলিন বা পৰিষ্কাৰ মজিয়া ব্যৱহাৰ কৰিব লাগে। ধানখিনি ৩-৪ ছেঃমি: ডাঠকৈ মেলি দিব লাগে।
- বৰষুণ দিলে বা দুপৰীয়া ৰ'দৰ তাপ বেছি হলে ধানখিনি ধাকি থ'ব লাগে।
- শুকুৱাৰ পিছত ধানৰ পতান,, খেৰ, বন আদি উৰুৱাই দিব লাগে।
- ঠাণ্ডা, শুকান আৰু পৰিষ্কাৰ ঠাইত ধানখিনি ৰাখিব লাগে। বীজ বন্ধ পাত্ৰ বা বস্তাত থ'ব লাগে। ‘চুপাৰ বেগ’ ব্যৱহাৰ কৰিও ধান সংৰক্ষণ কৰিব পাৰি।

মজুতকৰণ

চাউল হিচাপে মজুত কৰাতকৈ ধান হিচাপে মজুত কৰিলে, ধান নষ্ট নোহোৱাকৈ বহুদিন ৰাখিব পাৰি। কাৰণ ধান হিচাপে মজুত কৰি ৰাখিলে ধানৰ বাকলিটোৱেঁ। চাউলক কীট-পতংগৰ আক্ৰমণৰ পৰা ৰক্ষা কৰে আৰু গুণগত মান অটুট ৰথাত সহায় কৰে। চাউল হিচাপে মজুত কৰি ৰাখিলে চাউল যাতে সেমেকি নাযায় আৰু, কীট-পতংগ, এন্দুৰ আৰু চৰাইৰ আক্ৰমণৰ পৰা যাতে ৰক্ষা কৰিব পাৰি তাৰ বাবে সাৰধানতা লব লাগে।

ধান হিচাপে দীঘলীয়া সময়ৰ কাৰণে মজুতকৰণ ১:

তলৰ ব্যৱস্থা সমুহৰ জৰিয়তে ধান হিচাপে দীঘলীয়া সময়ৰ কাৰণে মজুতকৰণ কৰিব পৰা যায়।

- মজুতকৰণৰ সময়ত ধানৰ আদ্বৰ্তা খোৱাৰ কাৰণে ৰাখিলে ১৪ শতাংশতকৈ কম আৰু বীজৰ কাৰণে ৰাখিলে ১২ শতাংশতকৈ কম থাকিব লাগে।
- মজুতকৰণৰ সময়ত ধান কীট পতংগ, এন্দুৰ আৰু চৰাইৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিব লাগে।
- ধানখিনি সেমেকি নোযোৱাকৈ ৰাখিব পৰা ব্যৱস্থা থাকিব লাগে।

ধান মজুতকৰণৰ পদ্ধতি ১:

বস্তাত মজুতকৰণ পদ্ধতি ১:

- ধানৰ বস্তাৰ স্তুপবোৰ ৪ মিটাৰতকৈ বেছি ৩খ হব নালাগে।
- ধানৰ বস্তাৰ পালী নপৰা চালিৰ তলত ৰাখিব লাগে।
- জাপি খোৱা ধানৰ বস্তাৰ স্তুপবোৰ ৰ মিটাৰ দুৰৱ্বত ৰাখিব লাগে।
- ধানৰ বস্তাৰ কাঠৰ তকাৰ ওপৰত বা শুকান মজিয়াৰ ওপৰত ৰাখিব লাগে।
- প্ৰযোজন সাপেক্ষে ধোঁৱা দিব পৰাকৈ বস্তাৰ একেলগে ৰাখিব লাগে।

সৰহ ধানৰ মজুতকৰণ ১:

ঘৰৰ ভিতৰত ডুলি, কাৰ্ত্তু বা কংক্ৰিটৰ পাত্ৰত খোৱাৰ বাবে ধান মজুত কৰি ৰাখিব লাগে। মজুতকৰণৰ পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰি ভৰ্বালত হ'ব পৰা বিভিন্ন পোক-পৰুৱাৰ আক্ৰমণৰ প্ৰতিকাৰৰ ব্যৱস্থা ল'ব

লাগে। আই আৰ আৰ আই (IRRI) ৰ ‘গ্রেইন ছেফ’ বা ‘কোকোন’ প্ৰযুক্তি ব্যৱহাৰৰ জৰিয়তে সৰহ ধানৰ মজুতকৰণ সম্ভব হয়।

হাৰমেটিক বা কপকপীয়াকৈ আবদ্ধ কৰি মজুতকৰণ ০০:

আদৃতা আৰু পোক-পৰুৱাৰ আক্ৰমণৰ পৰা হাত সাৰিবলৈ এই পদ্ধতি উপযুক্ত। বিভিন্ন আকাৰ আৰু আকৃতিৰ হাৰমেটিক মজুতকৰণ পাত্ৰ পোৱা যায়। ৫০ কিঃগ্রা: শ্ফৰতা ৰ চুপাৰ বেগ এই পদ্ধতিৰ এটা উদাহৰণ।

ভৌতিক কাৰক সমূহ

চাউলৰ ৰং : ধান কুটুৱা যন্ত্ৰৰ কাৰ্যদক্ষতাৰ ওপৰত কুটুৱা চাউলৰ, ৰং নিৰ্ভৰ কৰে যাৰ বাবে চাউলৰ বজাৰমূল্য ভিন্ন হব পাৰে। ভালকৈ নুকুটালে চাউল বোৰে পানী কমকৈ শোহে আৰু বজাৰ মূল্য কম পোৱা যায়।

ভঙ্গ ধানৰ পৰিমাণ : গুণগত মানৰ ধানৰ ক্ষেত্ৰত সাধাৰণতে ৫% বেছি পৰিমানৰ ভঙ্গ চাউল নাথাকে।

চাউলৰ ৰং বা স্বচ্ছতা ০০: চাউলৰ বগা ৰংটো ধানৰ জাতটোৰ গুণ আৰু ধানবনা যন্ত্ৰৰ কাৰ্যদক্ষতাৰ ওপৰত নিৰ্ভৰ কৰে। পলিচ কৰা প্ৰক্ৰিয়াটোৱে চাউলৰ বগা ৰং বা স্বচ্ছ কৰাত বলখিনি প্ৰভাৱ পেলায়।

গেঁৰ ধৰা সময়ত ধান গছজোপা বিভিন্ন কাৰণত বাধাগ্রস্ত হলে ধানৰ গুটি বিলাকৰ কিছু অংশ বগা পৰি যায়। কম পৰিমাণত হলে বন্ধাৰ সময়ত এইবোৰ আঁতৰি যায় যদিও বেছি হলে ধানৰ গুণগুণ কমি যায়।

ৰাসায়নিক কাৰক সমূহ হল ০০:

জিলেতিনৰ পৰিমাণ ০০: ধান পকাৰ সময়ত তাপ মাত্ৰা অধিক হলে জিলেতিনৰ পৰিমানৰ ওপৰত প্ৰভাৱ পেলায়। জিলেতিনৰ পৰিমাণৰ ওপৰত ভাত বন্ধা সময় নিৰ্ভৰ কৰে।

এমাইল'জৰ পৰিমাণ ০০: ধানত সাধাৰণতে এমাইল'জ ১৫-৩৫ শতাংশ থাকে। এমাইল'জৰ পৰিমাণ বেছি হলে বাঞ্ছোতে ফুলি উঠে, আকাৰত ডাঙৰ হয় আৰু বন্ধাৰ সময়ত শুকান হৈ ভাত টান হয়। এমাইল'জৰ পৰিমাণ কম হলে ভাত আঠাযুক্ত হয়। সেয়ে এমাইল'জ ২১- ২৪ শতাংশ থাকিলে ভাল।

‘জেল’ অৱস্থা ০০: চাউল বন্ধাৰ পিছত সোনকালে টান আৰু শীতল হোৱাৰ প্ৰণতাৰ ওপৰতো চাউলৰ নিৰ্বাচন নিৰ্ভৰ কৰে।

ধান শুকুৱা

সঠিক মাত্ৰাত ধান শুকুৱাৰ গুৰুত্ব:

পথাৰৰ পৰা ধান চপোৱাৰ পিছত ধানত সাধাৰণতে ২৪-২৬ শতাংশ আদ্রতা থাকে। সঠিক মাত্ৰাত নুঁশকালে ধানৰ গুণাগুণ আৰু পৰিমাণ দুয়োটা দিশতে লোকচানৰ সম্ভাৱনা থাকে। সেয়ে ধান শুকোৱা কাৰ্য অতিশয় স্বয়তন্ত্রে কৰিব লাগে অন্যথা তলত দিয়া কাৰক সমূহৰ বাবে লোকচান হয়।

- অতিপাত ৰ'দত শুকোৱাৰ পিছত আকৌ ভিজি যোৱা: এই কাৰ্যৰ পুনৰাবৃত্তি হৈ থাকিলে ধান বনাৰ সময়ত সঠিক পৰিমাণে চাউল পোৱা নাযায়। চাউলবোৰ বেচিকৈ ভাঙিব পাৰে।
- বিভিন্ন কীট-পতংগ, ভেঁকুৰৰ দ্বাৰা আক্রান্ত হোৱা নাইবা অতিপাত ৰ'দত [৪২ ছেন্টিগ্ৰেড বা তাতোধিক] শুকোৱাৰ বাবে ধানৰ বীজৰ অংকুৰণৰ হাৰ কমিব পাৰে বা অংকুৰণ হলেও গজালি শক্তিশালী নহ'ব পাৰে।
- সংৰক্ষণৰ সময়ত কীট - পতংগই অধিক পৰিমাণৰ আদ্রতা থকা ধানবেছিকৈ আক্ৰমণ কৰে।

ধান শুকোৱাৰ সময়ত মনকৰিবলগীয়া কথা:

- চপোৱাৰ লগে লগে ধান শুকুৱাৰ লাগে।
- সমভাৱে ধানখিনি শুকুৱাবলৈ প্ৰথমে ভালকৈ পৰিষ্কাৰ কৰি ল'ব লাগে।
- কুটুৱাৰ [মিলিং] বাবে বখা ধানত ১৪ শতাংশ আদ্রতা থাকিব লাগে।
- ৮-১২ মাহলৈ ভঁৰালত বাখিবলগীয়া ধানত ১২-১৪ শতাংশ আদ্রতা থাকিব লাগে
- ৮-১২ মাহলৈ ভঁৰালত বাখিবলগীয়া বীজত ৯-১২ শতাংশ আদ্রতা থাকিব লাগে
- ভিনভিন আদ্রতাৰ ধান একেলগে থ'ব নালাগে। এনে কৰিলে ধানৰ চাউল কুটুৱাৰ [মিলিং] সময়ত ভাঙিব পাৰে।
- সময়ে-সময়ে ধানৰ তাপমাত্ৰা আৰু আদ্রতা পৰীক্ষা কৰি থকাটো বৰ জৰুৰী। ধানবোৰ যাতে অতিমাত্ৰা তাপৰ সংস্পৰ্শলৈ আহিব নোৱাৰে বা শুকোৱা সময়ত যাতে বেছিকৈ আদ্রতাকমি নাযায় - সেই দুয়োটা দিশলৈ লক্ষ্য বাখিব লাগে

সৌৰ শক্তি ব্যৱহাৰ ('চলাৰ বাবল' দ্রায়াৰ) জৰিয়তে শুকোৱা ব্যৱস্থা

চলাৰ বাবল' দ্রায়াৰ'ৰ দ্বাৰাও ধান শুকাৰ পাৰি। এই দ্রায়াৰটো কৃষক তথা ক্ষুদ্ৰ ধান বনা কলত ব্যৱহাৰৰ বাবে উপযোগী।

ক্ষমতা:০.৫-১ টন/বেটচ

প্ৰযোজনীয় সময়: ৬-৮ ঘণ্টা, বৰষুন বতৰত দুই দিন লাগে।

- বৰষুনৰ পৰা ধান থিনিক সুৰক্ষা দিব পাৰি।
- সৌৰ শক্তি তাপ শক্তিলৈ বৃপ্তাভিত কৰে।
- ধানৰ ওপৰদি গৰম বতাহ পাৰ কৰি ধান শুকুৱায়।

ধান কুটুৱা আৰু পদ্ধতি

ধান কুটুৱা মনে তুঁহ আৰু মলৰ তৰপটো আত্মাই বগা চাউল প্ৰস্তুত কৰা বুজায়। ধান অতি ভালকৈ কুটুৱাবলৈ আদ্রতা ১৩ বা পৰা ১৪ শতাংশ হ'ব লাগে। কুটুৱাৰ সময়ত ভাল ফলাফল পাৰৰ বাবে এই কাৰ্য কেইবাটোও স্বৰত সম্পূৰ্ণ কৰা হয়। এই প্ৰক্ৰিয়াত ধানৰ উষ্ণতা ৪৫০ ছেলচিয়াছতকৈ বেছি হব নালাগে। কুটুৱা প্ৰক্ৰিয়াত শতকৰা ২০ ভাগ ধানৰ বাকলি বা তুঁহ আৰু মল শতকৰা ১০ ভাগ আঁতৰি গৈ শতকৰা ৭০

ভাগ বগা চাউল হিচাপে থাকি যায়। জলসিঞ্চন প্রয়োগ করি খেতি কৰা ধানৰ শতকৰা ৬০ ভাগ চাউল
নভঙ্গাকৈ গোটা বগা চাউল আৰু জলসিঞ্চন প্রয়োগ নকৰাকৈ খেতি কৰা ধানত শতকৰা ৪০ ৰ পৰা ৫০ ভাগ
নভঙ্গাকৈ গোটা বগা চাউল সাধাৰণতে পোৱা যায়।

ধান কুটুৱাৰ বিভিন্ন পদ্ধতি

- হাতেৰে ধানবনা পদ্ধতি ০০: উড়াল আৰু টেকীত ধানবনা প্রক্ৰিয়া এতিয়াও বহু ঠাইত প্ৰচলিত হৈ
আছে। টেকী বা উড়ালৰ জৰিয়তে ধানবনা পদ্ধতিত বাবে বাবে ধানখুন্দি তুঁহ আৰু মল আতঁৰোৱা
হয়। অৱশ্যে এই প্রক্ৰিয়াত ভঙ্গ চাউলৰ পৰিমাণ বেছি হয়। পিছত কুলাৰে ঝাৰি বা চালনিৰে চালি
ইয়াক পৰিষ্কাৰ কৰা হয়।
- এটা খেপৰ ধানবনা পদ্ধতি ০০: এবাৰতে ধানবনা মিল অসমত ‘হলাৰ মিল’ হিচাপে জনপ্ৰিয়। এই
মিল বৰ্তমানেও ধান বানিবলৈ বহুলভাৱে ব্যৱহাৰ হৈ আছে। এনেধৰণৰ মিলত উচ্চ চাপত ঘৰ্ষণৰ
দ্বাৰা ধানৰ পৰা বাকলি গুচোৱা আৰু পলিচ কৰা হয়। এই পদ্ধতিত বহু ভগা চাউল অৰ্থাৎ খুদ
চাউল থাকি যায় আৰু গোটা চাউল শতকৰা ৫০-৫৫ ভাগ পোৱা যায়। ভাঙি যোৱা চাউল তুঁহ আৰু
মলৰ লগত সচৰাচৰ মিহলি হৈ পৰে। আজিকালি ‘ৰবৰ ৰ’লাৰ’ মেচিন বজাৰত উপলব্ধ।
- দুটা খেপৰ ধানবনা পদ্ধতি ০০:
দুটা খেপৰ ধানবনা মিল ‘ছেলাৰ মিল’ হিচাপে জনপ্ৰিয়। এনেধৰণৰ মিলত ধানৰ পৰা বাকলি [তুঁহ]
আতঁৰোৱা আৰু মল আতঁৰোৱা [পলিচ] দুটা পৃথক প্রক্ৰিয়া থাকে। ‘ৰবৰ ৰ’লাৰ দ্বাৰা ধানৰ বাকলি
আতঁৰোৱা হয় আৰু ষিল ৰ’লাৰৰ দ্বাৰা মল আতঁৰোৱা [পলিচ] হয়।। দুটা খেপৰ ধানবনা
পদ্ধতিটো এটা খেপৰ ধানবনা প্রক্ৰিয়াতকৈ তুলনামূলকভাৱে বেছি কাৰ্যক্ষম।
- কেইবাটোও খেপৰ ধানবনা পদ্ধতি ০০:
আধুনিক বাণিজ্যিক মিলত একেলগে বহুকেইটা কাৰ্য চলে, যাৰ ফলত উচ্চ গুণসম্পন্ন আৰু অধিক
পৰিমাণৰ চাউল পোৱা যায়। এই মিলত তলত দিয়া প্ৰক্ৰিয়াসমূহ সম্পন্ন কৰা হয়।
 - ধানবনাৰ বাবে উপযুক্ত কৰিবলৈ আগতীয়া পৰিষ্কাৰকৰণ
 - ধানৰ পৰা বাকলি আতঁৰোৱা
 - চাউল বগা কৰিবৰ বাবে মল তৰপটো আতঁৰাই পলিচ কৰা
 - ভঙ্গ চাউলবোৰ পৃথক কৰা
 - ধানবনাৰ পিছত চাউল বস্তাত ভৰোৱা
 - উপজাত সামগ্ৰীৰ সুব্যৱস্থাপনা কৰা